

4. এজন ছাত্রই ষষ্ঠি আৰু সপ্তম শ্ৰেণীৰ চাৰিওটা মূল্যায়ণত 200 নম্বৰ ভিতৰত লাভ কৰা নথৰসমূহ তলত দিয়া হ'ল। উপযুক্ত স্কেল ব্যৱহাৰ কৰি এটা দৈত দণ্ডলেখ অংকন কৰা আৰু তলৰ প্ৰশ্নাবোৰৰ উত্তৰ দিয়া।

শ্ৰেণী	ইংৰাজী	গণিত	বিজ্ঞান	অসমীয়া	সমাজ বিজ্ঞান
ষষ্ঠি	144	164	160	134	170
সপ্তম	130	175	170	165	150

- (i) কোনটো বিষয়ত ছাত্রজনে আটাইতকৈ উন্নত ফল দেখুৱাইছে?
(ii) কোনটো বিষয়ৰ কৃতকাৰ্যতাৰ স্তৰ একেবাৰে নিম্ন।
(iii) সৰ্বাধিক নম্বৰ পোৱা বিষয় আৰু শ্ৰেণীটো কি?
5. এখন কিতাপৰ দোকানত চাৰিটা বছৰত বিক্ৰী হোৱা ইংৰাজী আৰু অসমীয়া কিতাপৰ সংখ্যা তলত দিয়া হ'ল। তালিকাখনৰ পৰা উপযুক্ত স্কেল ব্যৱহাৰ কৰি দৈত দণ্ডলেখ অংকন কৰা আৰু প্ৰশ্নাবোৰৰ উত্তৰ দিয়া।

বছৰ	2014	2015	2016	2017
ইংৰাজী	350	400	300	600
অসমীয়া	500	600	450	650

- (i) আটাইতকৈ বেছি অসমীয়া কিতাপ কোনটো চনত বিক্ৰী হৈছিল?
(ii) 2016 চনত বিক্ৰী হোৱা অসমীয়া আৰু ইংৰাজী কিতাপৰ পাৰ্থক্য কিমান?
(iii) 2015 চনত মুঠ কিমান কিতাপ বিক্ৰী হৈছিল?

3.11 সুযোগ আৰু সন্তোষিতা :

দৈনন্দিন জীৱনত ‘সুযোগ’ আৰু ‘সন্তোষনা’ এই শব্দ দুটা আমি প্ৰায়ে ব্যৱহাৰ কৰোঁ। যেনে —

- (i) আজি বৰষুণ হোৱাৰ কোনো সন্তোষনা নাই।
(ii) এইবাৰ ভাৰতে বিশ্বকাপ জয়ী হোৱাৰ পূৰ্ণ সন্তোষনা আছে।
(iii) চিৰিয়াখানাত মই ডাইনচৰ দেখা পাগ।
(iv) ভাৰতীয় ক্ৰিকেট দলত অসমীয়া ক্ৰিকেটোৰে সুযোগ পাব?

ওপৰৰ উক্তিবোৰ যদি আমি চাওঁ তেন্তে (iii) নং উক্তিটো অসন্তুষ্ট কিন্তু (i), (ii) আৰু (iv) নং উক্তিবোৰৰ সন্দৰ্ভত আমি সঠিকভাৱে ক'ব নোৱাৰিম। আমি অনুমানহে কৰিব পাৰো।

3.11.1 অনুমান (Chance) :

ভানুপ্ৰিয়াই এটা মুদ্ৰা 10 বাৰ টছ কৰিলে। তালিকা নং-9 ত ভানুপ্ৰিয়াৰ 10 বাৰ টছৰ ফলাফল দিয়া হ'ল —

টছৰ সংখ্যা	1	2	3	4	5	6	7	8	9	10
অনুমান	H	T	T	H	H	T	H	H	T	H
ফলাফল	H	H	T	T	T	T	H	H	H	T

(তালিকা নং-9)

H = মুণ (Head)

T = পুছ (Tail)

এইবাৰ তুমি এটা মুদ্ৰা লোৱা আৰু মুদ্ৰাটো 20 বাৰ টছ কৰা। ওপৰৰ তালিকাৰ দৰে প্ৰতিটো টছৰ সংখ্যা, অনুমান আৰু ফলাফল লিখি ৰাখিবা।

এই তথ্যখনিয়ে তোমাক কি কয়? তুমি মুণ্ড আৰু পুচ্ছক লৈ আগতীয়াকৈ ক'ব পৰা সাজোনৰ ইংগিত দেখা পাইছা নেকি? স্পষ্টভাৱে মুণ্ড বা পুচ্ছ ওলোৱাক লৈ কোনো সাজোনৰ ইংগিত দেখা পোৱা নাযাব। অৰ্থাৎ কোনো এটা মুদ্ৰা টছ কৰিলে প্ৰতিবাৰতে মুণ্ড বা পুচ্ছ দুয়োটাৰে কোনো এটাহে ফল পোৱা যাব। নিৰ্দিষ্ট কোনো এটা টছৰ বাবে কি ফল হ'ব, ই সন্তাৱনাৰহে কথা।

এইবাৰ আমি লুড়গুটিৰ উদাহৰণ ল'ব পাৰোঁ। গুটিটোৰ ছয়টা পিঠি আছে। লুড়গুটি খেলোতে গুটিটোৰ পৰা আমি কি সংখ্যা পাম অনুমান কৰিব পাৰিনে? আমি যেতিয়া লুড় খেলো তেতিয়া এবাৰত এটা বিশেষ ফলাফল পাৰলৈ প্ৰায়ই ইচ্ছা কৰোঁ। কিন্তু ইচ্ছা মতে লুড়গুটিটো সদায় নপৰে। তলত এটা লুড়গুটি 50 বাৰ খেলি পোৱা তালিকাখন দিয়া হৈছে —

লুড়গুটিটোৰ সংখ্যা	দাগ চিহ্ন	সংঘটিত ফলাফল
1	।।।	10
2	।।।।।।	12
3	।।।।।	8
4	।।।।।।	6
5	।।।।।।।।	9
6	।।।।।।।।।।	5
মুঠ		50

(তালিকা নং-10)

10 নং তালিকাখন দণ্ডিত্ব সহায়ত দেখুৱাৰ পাৰিবানে?

চেষ্টা কৰা : শিক্ষকে ছাত্ৰ-ছাত্ৰীসকলক কিছুমান দলত ভাগ কৰিব আৰু তলৰ প্ৰশ্নসমূহ দলত কৰিবলৈ দিব।

- (i) এটা মুদ্ৰা 100 বাৰ টছ কৰা আৰু তথ্যখনি লিপিবদ্ধ কৰা। মুণ্ড আৰু পুচ্ছ কিমানবাৰ পালা তাৰ সংখ্যা নিৰ্ণয় কৰা।
- (ii) এটা লুড়গুটি 100 বাৰ খেলি তথ্যখনি লিপিবদ্ধ কৰা। 1, 2, 3, 4, 5, 6 সংখ্যা কেইবাৰকৈ পালা নিৰ্ণয় কৰা (দাগচিহ্ন ব্যৱহাৰ কৰিবা)।

3.11.2 সন্তাৱিতা (Probability) :

যেতিয়া এটা মুদ্ৰা টছ কৰা হয় তেতিয়া ইয়াৰ দুটা সন্তাৱ্য ফলাফল থাকে, মুণ্ড বা পুচ্ছ আৰু আমি ক'ব পাৰোঁ যে, মুণ্ড আৰু পুচ্ছ পোৱাৰ সন্তাৱিতা সমান। অৰ্থাৎ প্ৰতিটোৰে $\frac{1}{2}$ (আধা)।

একেদৰে এটা লুড়গুটিৰ বাবে 6 টা সমানে সন্তাৱ্য ফলাফল থাকে।

গতিকে, 1, 2, 3, 4, 5, 6 পোৱাৰ সন্তাৱিতাও সমান। অৰ্থাৎ এটা লুড়গুটিৰ বাবে 6 টা সমানে সন্তাৱ্য ফলাফল পোৱা যায় আৰু প্ৰতিটোৰ সন্তাৱিতা এক ষষ্ঠাংশ $\frac{1}{6}$ (ছয় ভাগৰ এক)।

এইটো স্পষ্ট যে সন্তানিতা 0 আৰু 1 ব ভিতৰত থাকে। যিবোৰৰ ঘটিবৰ বাবে কোনো সুযোগ নাথাকে ইহ'তৰ সন্তানিতা 0 হয় আৰু যিবোৰৰ ঘটনাটো খাটাং সেইবোৰৰ সন্তানিতা 1 হয়।
অর্থাৎ, সন্তানিতা হৈছে ফলাফলৰ সন্তাননাৰ এটা জোখ।

অনুশীলনী- 3.4

- তলত দিয়াবোৰ নিশ্চিতভাৱে ঘটিব, ঘটনাটো অসন্তৰ, ঘটিব পাৰে কিন্তু নিশ্চিত নহয় কোনটো শুন্দি কোৱা ?
 - অহা বছৰ স্বাধীনতা দিৱস 15 আগষ্টত উদ্যাপন কৰা হ'ব।
 - তুমি ভাল ৰিজাল্ট কৰিলে এটা পুৰস্কাৰ পাবা।
 - অহা সপ্তাহত বুধবাৰৰ পিছৰ দিনটো শুক্ৰবাৰ হ'ব।
 - তোমাক আজি বন্ধুজনে দেখা কৰিব।
 - তুমি চিৰিয়াখানালৈ গ'লে ডাইন'চৰ দেখা পাবা।
- এটা পাত্ৰত চাৰিটা মাৰ্বল আছে। এটা বঙ্গ, এটা হালধীয়া, এটা কলা আৰু এটা বগা বঙ্গৰ।
 - বঙ্গ বঙ্গৰ মাৰ্বলটো উলিয়াই অনাৰ সন্তানিতা কিমান ?
 - বগা বঙ্গৰ মাৰ্বলটো উলিয়াই অনাৰ সন্তানিতা কিমান ?
- বীতা, ববিতা, হেমা, পুঞ্জা আৰু মেঘাই নিজৰ নিজৰ নামবোৰ কাগজৰ টুকুৰাত লিখি এটা বাকচত ভৰালে।
মেঘাই বাকচৰ পৰা এটা নাম উলিয়ালে। তাই নিজৰ নামটো উলিয়াই অনাৰ সন্তানিতা কিমান হ'ব ?
- 'EDUCATION' এই শব্দটোৰ পৰা ইংৰাজী স্বৰবণ্ণিনি উলিয়াই অনাৰ সন্তানিতা কিমান ?
- এটা পাচিত 4 টা আম, 3 টা নাচপতি আৰু 5 টা কল আছে। পাচিটোৰ পৰা গোটেইখিনি কল উলিয়াই অনাৰ সন্তানিতা কিমান হ'ব ?

আমি কি শিকিলো

- তথ্য সংগ্ৰহ, তথ্য সংৰক্ষণ আৰু তথ্য উপস্থাপনে আমাৰ অভিজ্ঞতাসমূহ সংগঠিত কৰি সিদ্ধান্ত গ্ৰহণ কৰাত সহায় কৰে।
- কোনো তথ্য সংগ্ৰহৰ আগতেই সংগ্ৰহীত তথ্যখিনি আমি কি পথত কেনেদৰে ব্যৱহাৰ কৰিব তাৰ স্পষ্ট কৰি ল'ব লাগে।
- সংগ্ৰহ কৰা তথ্যখিনিক বুজিবলৈ, ব্যাখ্যা কৰিবলৈ সহজ হোৱাকৈ উপযুক্ত তালিকাত প্ৰকাশ কৰিব লাগে।
- কোনো তথ্যৰ একেবাৰে ডাঙৰ মান আৰু আটাইতকৈ সৰু মানটোৰ পাৰ্থক্যই হৈছে তথ্যখিনিৰ প্ৰসাৰ।

5. গাণিতিক গড় বা মধ্যমান =
$$\frac{\text{মুঠ বাশিৰ সমষ্টি}}{\text{মুঠ বাশিৰ সংখ্যা}}$$
6. বাবে বাবে কোনো পর্যবেক্ষণত সঘনাই আহা মান বা কোনো তথ্যক প্রতিনিধিত্ব কৰা মান বুজাৰলৈ 'বহুলক'ৰ ব্যৱহাৰ কৰা হয়।
7. মধ্যমানে আটাইবোৰ বাশিৰ গড়মান বুজায় আৰু বহুলকে তথ্যখনিব আটাইতকৈ বেছিবাৰ সংঘটিত পোৱা বাশিটোক বুজায়।
8. তথ্যৰ মানসমূহক উৰ্ধক্ৰমত বা অধঃক্ৰমত সজালে একেবাৰে মধ্যত থকা মানটোকে মধ্যমা বোলে।
9. দণ্ডলেখ হৈছে তথ্যৰ সৱল উপস্থাপন য'ত সমান প্ৰস্তুৰ দণ্ড ব্যৱহাৰ কৰা হয়।
10. কোনো তথ্যৰ তুলনামূলক অধ্যয়নৰ বাবে দৈত দণ্ডলেখ ব্যৱহাৰ কৰা হয়।
11. তথ্যৰ মানসমূহক উপস্থাপনৰ সুবিধাৰ বাবে প্ৰয়োজনীয় একক ব্যৱহাৰ কৰা হয়।
12. দৈনন্দিন জীৱনত আমি এনে কেতবোৰ পৰিস্থিতিৰ সন্মুখীন হওঁ যে তাৰে কিছুমান নিশ্চিতভাৱে ঘটে, কিছুমান কেতিয়াও নঘটে আৰু কিছুমান ঘটিবও পাৰে, নঘটিবও পাৰে। আমি সদায় সুযোগ আৰু সন্তোৱনাৰ মাজত থাকোঁ।

